

الأذكار التي تقال صباحًا ومساءً

আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু
আল্লাহৰ নামত পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ

(اللَّهُ لَا إِلَهَ إِلَّا هُوَ الْحَيُّ الْقَيُّومُ لَا تَأْخُذُهُ سِنَّةٌ وَلَا نَوْمٌ لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ مَنْ ذَا الَّذِي يَشْفَعُ عِنْدَهُ إِلَّا بِإِذْنِهِ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِشَيْءٍ مِنْ عِلْمِهِ إِلَّا بِمَا شَاءَ وَسِعَ كُرْسِيُّهُ السَّمَاوَاتِ وَالْأَرْضَ وَلَا يَئُودُهُ حِفْظُهُمَا وَهُوَ الْعَلِيُّ الْعَظِيمُ).

আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়ুল ক্বাইয়ুম, লা
তা'খুজুল ছিনাতুওঁ অলা নাওম। লাহু মা ফিছ ছামা-ৰাতি
অমা ফিল আৰজি মানজাল লাজী য়াশ্বফাউ ইংদাহ ইল্লা
বিইজনিহ। য়া'লামু মা বাইনা আইদীহিম অমা
খালফাহুম অলা যুহীতূনা বিশ্বাইয়িম মিন ইলমিহি ইল্লা
বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুচ ছামা-ৰাতি অল
আৰজ, অলা য়া-উ দুহু হিফজুহুমা, অহুৱাল আলিয়্যুল
আজীম।

অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ
নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক
কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়।
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে
সকলো তেওঁৰেই। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁৰ
ওচৰত ছুপাৰিছ কৰিব পৰা কোন আছে? সিহঁতৰ
সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু
যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই
সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী
আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে;

আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়;
আৰু তেওঁ সুউচ্চ, সুমহান।

আয়াতুল কুৰছী, ছুৰা আল-বাক্বাৰাহঃ ২৫৫

(أَمَّنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ
وَرُسُلِهِ لَا نَفَرٌ بَيْنَ بَيْنٍ أَحَدٍ مِنْ رُسُلِهِ وَقَالُوا سَمِعْنَا وَأَطَعْنَا غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ
الْمَصِيرُ * لَا يُكَلِّفُ اللَّهُ نَفْسًا إِلَّا وُسْعَهَا لَهَا مَا كَسَبَتْ وَعَلَيْهَا مَا اكْتَسَبَتْ رَبَّنَا لَا
تُؤَاخِذْنَا إِنْ نَسِينَا أَوْ أَخْطَأْنَا رَبَّنَا وَلَا تَحْمِلْ عَلَيْنَا إصْرًا كَمَا حَمَلْتَهُ عَلَى الَّذِينَ
مِنْ قَبْلِنَا رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهِ وَاعْفُ عَنَّا وَارْحَمْنَا أَنْتَ
مَوْلَانَا فَانصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ).

আ-মানাৰ ৰাছুলু বিমা উংঝিলা ইলাইহি মিৰ ৰাব্বিহি
অল মু'মিনুন। কুল্লুন আ-মানা বিল্লা-হি অমালা-
ইকাতিহি অকুতুবিহি অৰুছুলিহি লা নুফাৰ্বিকু বাইনা
আহাদিম মিৰ ৰুছুলিহ, অক্বালু ছামি'না ৰা আত্বা'না
গুফৰা-নাকা ৰাব্বানা ৰা ইলাইকাল মাচীৰ।

অৰ্থঃ ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি
তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান
আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান
আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ
ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ
ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো
পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, 'আমি শুনিছোঁ
আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা
প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাবৰ্তনস্থল'।

লা য়ুকাল্লিফুল্লা-হু নাফছান ইল্লা উছআহা, লাহা মা
কাছাবাত, ৰা আলাইহা মাকতাছাবাত, ৰাব্বানা লা তুআ-

খিজনা ইন-নাছীনা আউ আখত্ব'না, ৰাৰ্বানা অলা
তাহমিল আলাইনা ইচৰাং কামা হামালতাহ আলাল
লাজীনা মিং কাবলিনা, ৰাৰ্বানা অলা তুহাম্মিলনা মা-লা
ত্ব'ক্বাতা লানা বিহি, অ'ফু আন্না অগফিৰলানা
অৰহামনা, আংতা মাওলানা, ফাংচুৰনা আলাল
কাওমিল কাফিৰীন।

অৰ্থঃ আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো
দায়িত্ব নিদিয়ৈ। যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ
প্ৰতিফল তাৰ বাবেই, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে
ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ
প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ
তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা। হে আমাৰ
প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ
তুমি বোজা অৰ্পণ কৰিছিলি আমাৰ ওপৰত তেনেকুৱা
বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি
আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন
কৰাৰ আমাৰ সামৰ্থ নাই; আৰু তুমি আমাৰ পাপ
মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি
দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে
কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।

ছুৰা আল-বাক্বাৰাহঃ ২৮৫-২৮৬

(قُلْ هُوَ اللَّهُ أَحَدٌ) (قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ) (قُلْ أَعُوذُ بِرَبِّ النَّاسِ)।

ক্বুল হুৱালা-হু আহাদ।

ছুৰা ইখলাচ

কবুল আউজু বিৰাৰিল ফালাক।

ছুৰা ফালাক

কবুল আউজু বিৰাৰিল না-ছ।

ছুৰা নাছ

তিনিওটা ছুৰা তিনিবাৰকৈ পঢ়িব।

أعوذ بكلمات الله التامات من شر ما خلق.

আউজু বিকালিমা-তিল্লাহিত তা-স্মা-তি, মিং শ্বাৰ্ৰি মা
খালাক।

অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা
কৰোঁ তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা। তিনিবাৰ
পঢ়িব।

بسم الله الذي لا يضر مع اسمه شيء في الأرض ولا في السماء وهو السميع
العليم.

বিছমিল্লা-হিল লাজী লা য়াজুৰ্ক মাআচমিহি শ্বাইয়ুন
ফিল আৰজি, অলা ফিছ ছামা-য়ি, অহুৰাচ ছামীউল
আলীম।

অৰ্থঃ আৰম্ভ কৰিছোঁ আল্লাহৰ নামত, যাৰ নাম লোৱাৰ
পিছত আকাশ আৰু পৃথিৱীৰ একোৱেই ক্ষতি কৰিব
নোৱাৰে, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। তিনিবাৰ পঢ়িব।

رضيت بالله رباً وبالإسلام ديناً وبمحمد صلى الله عليه وسلم نبياً.

ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান,
অবিমুহাম্মাদিন চাল্লাল্লাহু আলাইহি অছাল্লামা
নাবিয়্যান।

অৰ্থ: মই সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে
গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে পাই, আৰু মুহাম্মদ
চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি।
তিনিবাৰ পঢ়িব।

أصبحنا وأصبح الملك لله والحمد لله لا إله إلا الله وحده لا شريك له، له الملك وله
الحمد وهو على كل شيء قدير، رب أسألك خير ما في هذا اليوم وخير ما بعده،
وأعوذ بك من شر ما في هذا اليوم ومن شر ما بعده، رب أعوذ بك من الكسل
والهرم وسوء الكبر، وأعوذ بك من عذاب النار وعذاب القبر.

উচ্চাৰণ: “আছবাহনা ওৱা আছবাহাল মুলকু লিল্লা-হ।
অল হামদু লিল্লা-হ। লা ইলা-হা ইল্লাল্লাহু- অহদাহু লা
শ্বাৰীকালাহ, লাহল মুল্কু অলাহল হামদু অহুৱা আলা
কুল্লি শ্বাইয়িন কাদীৰ। ৰাব্বী আছআলুকা থাইৰা মা ফী
হা-জাল ইয়াওম। অথাইৰামা বা’দাহ। অ আউজু বিকা
মিন শ্বাৰ্ৰি হা-জাল ইয়াউম। অশ্বাৰ্ৰি মা বা’দাহ। ৰাব্বি
আউজুবিকা মিনাল কাছ্‌লি, অল-হৰামি অছু-য়িল
কিবাৰ, অ আউজুবিকা মিন আজাবিন না-ৰ , ৱা
আজাবিল কাব্ব”।

অৰ্থ: আমি প্ৰভাত কৰিলোঁ আৰু আল্লাহৰ
জগতসমূহেও প্ৰভাত কৰিলে। সকলো ধৰণৰ প্ৰশংসা
আল্লাহৰেই; আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য
নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব

তেওঁৰেই, আৰু প্ৰশংসাও তেওঁৰেই। তেওঁ সকলো বস্তুৰ
ওপৰত ক্ষমতাৱান। হে আল্লাহ! এই দিনৰ যি কল্যাণ
আছে আৰু যি ইয়াৰ পিছত আছে সেইটো মই কামনা
কৰোঁ। লগতে এই দিনৰ অমঙ্গলৰ পৰা আৰু ইয়াৰ
পিছৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। হে
মোৰ ৰব্ব! মই অলসতা আৰু বৃদ্ধাৱস্থাৰ অসহায়ৰ পৰা
তোমাৰ আশ্ৰয় বিচাৰোঁ। হে মোৰ প্ৰতিপালক! মই
জাহান্নামৰ জুইৰ পৰা আৰু কবৰৰ শাস্তিৰ পৰা তোমাৰ
আশ্ৰয় বিচাৰোঁ”। সন্ধিয়া এনেকৈ ক’ব:

أَمْسِينَا وَامْسَى الْمَلِكُ لِلَّهِ،

আমছাইনা ৱা আমছাল মুল্কু লিল্লাহ, লগতে ক’ব:

رَبِّ أَسْأَلُكَ خَيْرَ مَا فِي هَذِهِ اللَّيْلَةِ...

ৰাব্বি আছআলুকা খাইৰা মা ফি হাজিহিল লাইলাহ।
(আচবাহনা ৱা আচবাহা) আৰু (হাজাল য়াউম)ৰ
পৰিবৰ্তে ওপৰত দিয়া বাক্য দুটা পঢ়িব।

اللَّهُمَّ بِكَ أَصْبَحْنَا وَبِكَ أَمْسِينَا وَبِكَ نَحْيَا وَبِكَ نَمُوتُ وَإِلَيْكَ النُّشُورُ.

"আল্লা-হুস্মা বিকা আছবাহনা, অবিকা আমছাইনা,
অবিিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”।

অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ
আৰু তোমাৰ
নামতে আমি ৰাতিত প্ৰৱেশ কৰিছোঁ আৰু তোমাৰ
নামতে আমি

জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ
আৰু তোমাৰ ফালেই উভতি যাম। সন্ধিয়া এনেকৈ
ক'বঃ

اللهم بك أمسينا وبك أصبحنا وبك نموت وبك نحيا وإليك المصير.

"আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা,
অবিকা নাহয়া, অবিকা নামৃতু, অ ইলাইকাল মাচীৰ"।

অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত
উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত
কৰিছোঁ আৰু তোমাৰ নামতে আমি
জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ
আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।

اللهم ما أصبح بي من نعمة أو بأحد من خلقك فمنك وحدك لا شريك لك فلك الحمد
ولك الشكر.

"আল্লা-হুম্মা মা আছবাহা বি মিন নি'মাতিন। আউ বি
আহাদিম
মিন খালকিক, ফামিনকা অহদাকা লা শ্বাৰীকা লাক,
ফালাকাল
হামদু অলাকাশ্ব শ্বুব্ৰু"।

অৰ্থ: হে আল্লাহ! মই অথবা তোমাৰ যিকোনো সৃষ্টিয়ে যি
যি
অনুগ্ৰহ লৈ প্ৰভাত কৰিছে, সেই সকলোবোৰ কেৱল
মাত্ৰ তোমাৰ

তৰফৰ পৰাই অহা। তুমি একক তোমাৰ কোনো অংশী
নাই। এতেকে
সকলো প্ৰশংসা তোমাৰেই আৰু কৃতজ্ঞতা তোমাৰেই
সন্ধিয়া এনেকৈ ক'ব:

ما أُمسى بي.

মা আমছা বি
তিনিবাৰ পঢ়িব।

اللهم إني أسألك العافية في الدنيا والآخرة، اللهم إني أسألك العفو والعافية في
ديني ودنياي وأهلي ومالي، اللهم استر عوراتي وأمن روعاتي، اللهم احفظني
من بين يديّ ومن خلفي وعن يميني وعن شمالي ومن فوقي، وأعوذ بعظمتك أن
أُغْتَالَ من تحتي.

"আল্লা-হুমা ইন্নি আছআলুকাল আ-ফিয়া ফিদ দুনিয়া
অল

আ-খিৰাহ, আল্লা-হুমা ইন্নি আছআলুকাল আফরা অল
আ-ফিয়া ফী

দ্বীনি, অদুনিয়ায়ী, অ আহলি, অ মা-লী, আল্লা-হুমাছ
তুৰ

আউৰা-তি, রা আ-মিন ৰাউআ-তি, আল্লা-হুমাছ
ফিজনি মিন বাইনা

য়াদায়্যা, অমিন খালফি, রা আন যামীনি, অ আন শ্বিমা-
লি, অমিন

ফাউকি, অ আউজুবি আজমাতিকা আন উগতা-লা
মিন তাহতি"।

অৰ্থ: হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু
আখিৰাতত

নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ
 দুনিয়া, মোৰ
 পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা
 বিচাৰোঁ
 আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা
 অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। আৰু মোৰ ভয়-
 ভীতি দূৰ কৰি
 শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ
 পিছফালৰ পৰা
 মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ
 ওপৰৰ পৰা
 মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস
 হোৱাৰ পৰাও মই
 তোমাৰ আশ্ৰয় বিচাৰোঁ।

اللهم أنت ربي لا إله إلا أنت، خلقتني وأنا عبدك وأنا على عهدك ووعدك ما
 استطعت، أعوذ بك من شر ما صنعت، أبوء لك بنعمتك عليّ، وأبوء بذنبي،
 فاغفر لي فإنه لا يغفر الذنوب إلا أنت.

আল্লা-হুম্মা আনতা ৰাব্বি লা ইলা-হা ইল্লা আনতা
 খালাক তানী
 ৱা আনা আব্দুক, ৱা আনা আলা আহদিক, ৱা অ'দিকা
 মাছতাতা'তু আউজুবিকা মিন শ্বাৰ্বি মা ছানা'তু, আবুউ
 লাকা বিনি'মাতিকা
 আলাইয়্যা, ৱা আবুউ বিজাশ্বি, ফাগফিৰলি, ফা ইন্নাহ্ লা
 ইয়াগ
 ফিৰ্জ জুনু-বা ইল্লা আনতা।

অৰ্থ: হে আল্লাহ! তুমিয়ে মোৰ প্ৰতিপালক। তুমি বিনে কোনো সত্য উপাস্য

নাই। তুমিয়ে মোক সৃষ্টি কৰিছা। মই তোমাৰ দাস। মই তোমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সাধ্যানুসাৰে প্ৰতিষ্ঠিত। মই যি কৰিছোঁ তাৰ অন্যায়ৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। আৰু তুমি যি অনুগ্ৰহ মোক প্ৰদান কৰিছা সেয়া মই স্বীকাৰ কৰোঁ। মই মোৰ গুণাহ-খাতা স্বীকাৰ কৰিছোঁ। গতিকে মোক ক্ষমা কৰি দিয়া। কিয়নো তুমি বিনে কোনোৱেই গুণাহ ক্ষমা কৰিব নোৱাৰে।

اللهم فاطر السماوات والأرض، عالم الغيب والشهادة، ربَّ كل شيء ومليكه،
أشهد أن لا إله إلا أنت، أعوذ بك من شر نفسي ومن شر الشيطان وشركه وأن
أقترب على نفسي سوءاً أو أجره إلى مسلم.

"আল্লা-হুম্মা ফা-তিবাছ ছামা-ৰাতি অল আৰ্জি, আ-
লিমাল গাইবি অশ্ব শ্বাহাদাতি, ৰাব্বা কুল্লি শ্বাইয়িন
অমালী-কাহ। আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা।
আউজুবিকা মিন শ্বাৰ্বি নাফছি অমিন শ্বাৰ্বিশ্ব শ্বাইতানি
অশ্বিৰকিহ। ৰা আনিক তাৰিফা আলা নাফছি ছু-আন
আউ আজুৰ্বাছ ইলা মুছলিম"।

অৰ্থ: হে আল্লাহ! আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা,
দৃশ্য - অদৃশ্যৰ জ্ঞাতা, প্ৰত্যেক বস্তুৰ প্ৰতিপালক আৰু
গৰাকী। মই সাক্ষ্য দিওঁ যে, তুমি বিনে আন কোনো সত্য
উপাস্য নাই। হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ
মোৰ নফছৰ অনিষ্টৰ পৰা আৰু চয়তানৰ অনিষ্ট আৰু
তাৰ শ্বিৰ্কৰ পৰা আৰু মই নিজে কোনো পাপ কৰাৰ
পৰা আৰু কোনো মুছলিমৰ অনিষ্ট কৰাৰ পৰা।

اللهم إني أصبحت أشهدك وأشهد حملة عرشك وملائكتك وانبياؤك وجميع خلقك بأنك أنت الله لا إله إلا أنت وأن محمدًا عبدك ورسولك.

"আল্লা-হুমা ইনি আছবাহতু উশ্বহিদুক, রা উশ্বহিদু হমালাতা আৰশ্বিক, অমালা-ইকাতিক, রা আশ্বিয়ায়িক, অজামীআ খালক্বিক, বিআল্লাকা আনতাল্লাহ, লা ইলা-হা ইল্লা আনতা, রা আল্লা মুহাম্মাদান আব্দুকা অ বাছুলুক"।

অর্থ: হে আল্লাহ! মই তোমাক আৰু তোমাৰ সিংহাসন বহনকাৰীসকলক, তোমাৰ ফিৰিস্তাসকলক আৰু তোমাৰ নবীসকলক সাক্ষী ৰাখি প্ৰভাত কৰিলোঁ।, লগতে তোমাৰ গোটেই সৃষ্টিক সাক্ষী ৰাখি কওঁ যে, তুমিয়েই আল্লাহ, তুমি বিনে আন কোনো সত্য উপাস্য নাই। তুমি একক তোমাৰ কোনো অংশী নাই। নিশ্চয় মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) তোমাৰ বান্দা আৰু ৰাছুল"। সন্ধিয়াত ক'ব:

اللهم إني أمسيت...

আল্লা-হুমা ইনি আমছাইতু... চাৰিবাৰকৈ পঢ়িব।

লা ইলা-হা ইল্লাল্লা-হু অহদাহ লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।

অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। পুৱা অথবা গধূলি এশ বাৰ পঢ়িব।

حسبي الله لا إله إلا هو عليه توكلت وهو رب العرش العظيم.

"হাছবিআল্লাহ্ লা ইলা-হা ইল্লা হুৱা আলাইহি
তাৱাক্কালতু অহুৱা ৰাব্বুল আৰশ্বিল আজীম"।

অৰ্থ: মোৰ বাবে আল্লাহেই যথেষ্ট। তেওঁৰ বাহিৰে আন
কোনো সত্য উপাস্য নাই। মই তেওঁৰ ওপৰতেই ভৰসা
কৰোঁ। তেওঁ মহাসিংহাসনৰ প্ৰতিপালক। সাত বাৰকৈ
পুৱা গধূলি পঢ়িব লাগে।

سبحان الله وبحمده

ছুবাহা-নাল্লাহি অবিহামদিহি।

অৰ্থ: আল্লাহ অতি পৱিত্ৰ, প্ৰশংসা কেৱল তেওঁৰেই পুৱা
অথবা গধূলি, নাইবা উভয় সময়তে এশবাৰকৈ পঢ়িব।

أستغفر الله وأتوب إليه.

আছতাগফিৰুল্লা-হা ৱা আতুবু ইলাইহি।

অৰ্থ: মই আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু
তেওঁৰ ওচৰতেই তাওবা কৰোঁ। এশবাৰ পঢ়িব।

সমাপ্ত।

আল্লাহৰ ওচৰত দুআ কৰোঁ, তেওঁ যেন ইয়াক
উপকাৰী বনায়।

লেখক: শ্বাইখ মুহাম্মদ আচ-ছলেহ আল-উছাইমীন
২০-১-১৪১৮ হিজৰী।

সূচীপত্র

No table of contents entries found

as312v2.0 - 04/09/2026